

Total No. of Printed Pages—20

3 SEM TDC BUST 3 (G/S) (N/O)

2 0 2 1

(March)

COMMERCE

(General/Speciality)

Course : 303

(Business Statistics)

(New Course)

Full Marks : 80

Pass Marks : 24

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. যি কোনো চারিটা প্রশ্নের উত্তর লিখা : **4×4=16**

Answer any four questions :

(a) যি কোনো দুটা শূন্য নোহোৱা বাশিৰ বাবে প্ৰমাণ কৰা যে

$$\text{AM} \geq \text{GM} \geq \text{HM}$$

Prove for any two non-zero values that

$$\text{AM} \geq \text{GM} \geq \text{HM}$$

(b) বিক্ষেপণৰ কোনটো মাপক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় আৰু
কিয় ?

Which measure of dispersion is
regarded as the best measure and why?

(c) সমাধ্রযণৰ বিশ্লেষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা
কৰা।

Discuss about the uses of regression
analysis.

(d) প্ৰমাণ কৰা যে কাৰ্ল পিয়েৰচনৰ সহসম্বন্ধ সহগৰ মান মূল
বিন্দু আৰু মাপৰ এককৰ ওপৰত নিৰ্ভৰশীল নহয়।

Prove that Karl Pearson's coefficient of
correlation is not dependent on origin
and scale of measurement.

(e) ফিছাৰৰ সূচকাংক কিয় আদৰ্শ সূচকাংক বুলি গণ্য কৰা
হয়? আলোচনা কৰা।

Discuss why Fisher's index number is
regarded as an ideal index number.

(f) কাল শ্ৰেণীত বৈধিক পদ্ধতিৰ জৰিয়তে প্ৰৱণতা নিৰ্ণয়ৰ
বিষয়ে এটি চমু টোকা লিখা।

Write a short note on graphic method of
measuring trend in a time series.

2. (a) (i) এটা মৃদুভাবে অসমিত বিভাজনৰ বহুলক আৰু
মাধ্যৰ মান 64.2 আৰু 70.8 হ'লে মাধ্যিকীৰ
মান কিমান ?

4

In a moderately asymmetrical distribution, mode and mean are 64.2 and 70.8 respectively. Find median.

- (ii) কোনো এটা কোম্পানীৰ 500 জন কৰ্মচাৰীৰ
মাহিলী দৰমহাৰ গড় 5,000 টকা।
কোম্পানীটোৱ পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ
মাহিলী দৰমহাৰ গড় 5,200 টকা আৰু
4,200 টকা। কোম্পানীটোৱ পুৰুষ কৰ্মচাৰীৰ
সংখ্যা কিমান ?

5

The mean monthly salary of 500 employees of a company is ₹ 5,000.
The mean monthly salary of male and female employees are ₹ 5,200 and ₹ 4,200 respectively. Find the number of male employees of the company.

- (iii) তলত দিয়া বিভাজনৰ মাধ্যিকীৰ পৰা লোৱা মাধ্য
বিচলন নিৰ্ণয় কৰা :

7

Calculate mean deviation from median for the following data :

দৈনিক মজুৰী Wages	:	200-400	400-600	600-800	800-1000
মজুৰৰ সংখ্যা No. of workers	:	6	9	20	15

(4)

নাইবা / Or

- (b) (i) তলত দিয়া তথ্যৰ পৰা আন্তঃচতুর্থক বিচলন নিৰ্ণয় কৰা :

Calculate quartile deviation for the following data :

দেনিক মজুবী (টকাত) : 15-25 25-35 35-45 45-55

Daily wages (₹)

বাৰংবাৰতা : 10 15 25 40

Frequency

দেনিক মজুবী (টকাত) : 55-65 65-75 75-85

Daily wages (₹)

বাৰংবাৰতা : 35 20 5

Frequency

- (ii) তলত দিয়া বিভাজনৰ সমান্তৰ মাধ্য 1.46। উহু বাৰংবাৰতাবিলাক নিৰ্ণয় কৰা :

The arithmetic mean of the following distribution is 1.46. Find the missing frequencies :

ছাত্ৰৰ সংখ্যা : 0 1 2 3 4 5 মুঠ
No. of Students

Total

বাৰংবাৰতা : 46 f_1 f_2 25 10 5 200

Frequency

(5)

(iii) তলত দিয়া তথ্যৰ পৰা প্ৰামাণিক বিচলন নিৰ্ণয় কৰা :

7

Calculate standard deviation for the following data :

নম্বৰ : 0-10 10-20 20-30 30-40 40-50

Marks

ছাত্ৰৰ সংখ্যা : 5 13 16 8 5

No. of Students

3. (a) (i) সমাশ্রয়ণৰ সহগ দুটাৰ ধৰ্ম কি কি ?

4

What are the properties of the two regression coefficients?

(ii) দিয়া আছে, $r = 0.5$, $\sum dxdy = 120$, $\sum d_x^2 = 90$, $\sigma_y^2 = 8$. ৰাশিৰ যোৰৰ সংখ্যা

কিমান ?

Given, $r = 0.5$, $\sum dxdy = 120$,
 $\sum d_x^2 = 90$, $\sigma_y^2 = 8$. Find the number
of pairs of items.

(iii) তলত দিয়া তথ্যৰ পৰা Karl Pearson-ৰ সহসম্বন্ধ গুণাংকৰ মান নিৰ্ণয় কৰা :

7

Find the Karl Pearson's correlation coefficient for the following data :

X : 20 25 30 35 40 45

Y : 41 34 10 60 50 45

(6)

নাইবা / Or

- (b) (i) x আৰু y দুটা চলকৰ সহসম্বন্ধ গুণাংকৰ মান $r = 0.50$, x আৰু y ৰ প্ৰসৰণ ক্ৰমাত 2.25 আৰু 4.0 , $\bar{x} = 10$, $\bar{y} = 20$. এই তথ্যখনিব পৰা y ৰ সাপেক্ষে x ৰ সমাশ্রয়ণৰ সমীকৰণ উলিওৱা।

4

The correlation coefficient of two variables x and y is $r = 0.50$, variance of x and y are respectively 2.25 and 4.0 , $\bar{x} = 10$, $\bar{y} = 20$. From the data, find the regression equation of x on y .

- (ii) দিয়া আছে, দুটা সমাশ্রয়ণৰ সমীকৰণ

$$8x - 10y + 66 = 0$$

$$\text{আৰু } 40x - 18y = 214$$

x আৰু y ৰ সহসম্বন্ধ গুণাংকৰ মান নিৰ্ণয় কৰা।

5

Given the two regression equations as

$$8x - 10y + 66 = 0$$

$$\text{and } 40x - 18y = 214$$

Find the coefficient of correlation between x and y .

(7)

(iii) তলত দিয়া তথ্যৰ পৰা সহসম্বন্ধ গুণাংকৰ মান নিৰ্ণয় কৰা :

7

From the following data, calculate the coefficient of correlation :

x :	11	12	13	14	18	15
y :	13	12	15	14	16	11

4. (a) (i) শৃংখলিত ভিত্তি বহুৰ আৰু স্থায়ী ভিত্তি বহুৰ সূচকাংকৰ মাজত থকা পাৰ্থক্যবিলাক লিখা ।

4

Write the differences between chain-base index and fixed-base index numbers.

(ii) প্ৰমাণ কৰা যে ফিচাৰৰ সূচকাংকই সময় প্ৰতিলোম পৰিকল্পনা সিদ্ধ কৰে ।

5

Prove that Fisher's index number satisfies time reversal test.

(iii) তলত দিয়া তথ্যৰ পৰা ফিচাৰৰ সূত্ৰ প্ৰয়োগ কৰি মূল্য সূচকাংকৰ মান নিৰ্ণয় কৰা :

7

Calculate Fisher's price index number from the data given below :

সামগ্ৰী Items	ভিত্তি বহু Base Year		চলিত বহু Current Year	
	মূল্য Price	পৰিমাণ Quantity	মূল্য Price	পৰিমাণ Quantity
			Base Price	Base Quantity
A	20	10	22	8
B	18	12	18	13
C	22	12	25	8
D	30	15	35	10
E	15	8	18	8
F	12	10	14	10

(8)

নাইবা / Or

- (b) (i) জীবিকা নির্বাহ ব্যয়ৰ সূচকাংক কি? চৰকাৰৰ নীতি
নিৰ্ধাৰণৰ বাবে ই কেনেদেৰে সহায় কৰে?

4

What is cost of living index number? How does it help in policy formulation of the Government?

- (ii) তলত দিয়া তথ্যৰ পৰা 2010 চনৰ সাপেক্ষে
2015 চনৰ বাবে লেছপিয়াৰ সূচকাংক নিৰ্ণয়
কৰা :

5

From the data given below,
calculate Laspeyres' price index
number for the year of 2010 and
2015 :

দ্রব্য <i>Commodity</i>	2010		2015	
	মূল্য <i>Price</i>	পৰিমাণ <i>Quantity</i>	মূল্য <i>Price</i>	পৰিমাণ <i>Quantity</i>
A	5	50	10	56
B	2	100	2	120
C	4	60	6	60
D	10	30	12	24

(৯)

(iii) তলত দিয়া তথ্যৰ পৰা ফিচাৰৰ মূল্য সূচকাংক নিৰ্ণয় কৰা :

7

Calculate Fisher's index number from the data given below :

সামগ্ৰী Items	ভিত্তি বছৰ Base Year		চলিত বছৰ Current Year	
	মূল্য Price	পৰিমাণ Quantity	মূল্য Price	পৰিমাণ Quantity
A	10	10	12	8
B	8	12	8	13
C	12	12	15	8
D	20	15	25	10
E	5	8	8	8
F	2	10	4	10

5. (a) (i) কাল শ্ৰেণীত থকা প্ৰণতা বুলিলে কি বুজা ? ইয়াৰ কাৰকবিলাক কি কি ?

4

What is trend in a time series?
State the factors responsible for trend in a time series.

(ii) তলত দিয়া তথ্যৰ পৰা 3-বছৰীয়া চলন্ত গড় প্ৰণালীৰে প্ৰণতা নিৰ্ণয় কৰা :

5

Calculate trend values by using 3-yearly moving averages of the following data :

বছৰ Year	:	2010	2011	2012	2013	2014
উৎপাদন Production	:	120	125	135	140	150

(10)

(iii) ক্ষুদ্রতম বর্গ প্রণালীর প্রয়োগ কবি তলত দিয়া
তথ্যৰ পৰা প্ৰণতা ৰেখা নিৰ্ণয় কৰা : 7

Using least squares method,
calculate the trend line equation for
the data given below :

বছৰ	: 2010	2011	2012	2013	2014
Year					
লাভ	: 120	125	155	140.	150
Profit					

নাইবা / Or

(b) (i) এটা কোম্পানীৰ বিজ্ঞাপন খৰচৰ ('000 টকাত)
প্ৰণতাৰ সমীকৰণ $y_c = 20 \cdot 2 - 8t$ (মূলবিন্দু
2010 চনৰ 1লা জুলাই ৰে একক = 1 বছৰ, y_c
বছৰেকীয়া খৰচ)। প্ৰণতা সমীকৰণৰ মূলবিন্দু
2015 চনলৈ পৰিৱৰ্তন কৰা। 4

The trend equation for publicity
cost ('000 ₹) of a company is
 $y_c = 20 \cdot 2 - 8t$ (origin 1st July,
2010. t unit = 1 year, y unit = yearly
cost). Shift the origin to 2015.

(ii) কাল শ্ৰেণীত থকা খতুনিষ্ঠ অস্থিবতাৰ বিষয়ে
আলোচনা কৰা। খতুনিষ্ঠ অস্থিবতাৰ অধ্যয়নৰ
উপযোগিতা কি? 5

Discuss about the seasonal
variation in a time series. Discuss
the uses of studying seasonal
variations.

(11)

(iii) তলত দিয়া তথ্যাখনিক সবলবৈধিক প্রবণতা নির্ণয় কৰা :

7

Fit a straight-line trend to the following data :

বছৰ Year	:	2001	2002	2003	2004	2005	2006	2007
জ.ভ ('000 টকাত) : Profit ('000 ₹)		60	72	75	65	80	85	90

(12)

(Old Course)

Full Marks : 80
Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. (a) (i) তথ্য কেইবিধি? প্রত্যেক বিধির বর্ণনা করা। 4

What are the different types of data? Describe each of them.

(ii) তলত দিয়া তথ্যৰ পৰা মাধ্যিকী আৰু বহুলকৰ মান নিৰ্ণয় কৰা : 5

Calculate median and mode for the following data :

নম্বৰ : 20-30 30-40 40-50 50-60 60-70 70-80

Marks

ছাত্ৰৰ সংখ্যা : 20 25 32 40 42 35

No. of Students

(iii) তলত দিয়া বিভাজনৰ প্রামাণিক বিচলনৰ মান নিৰ্ণয় কৰা : 7

Calculate standard deviation for the following data :

গ্ৰণি : 20-30 30-40 40-50 50-60 60-70 70-80 80-90

Class

বাৰ্ষিকতা : 8 12 17 14 9 7 4

Frequency

(13)

নাইবা / Or

- (b) (i) তলত দিয়া বাবংবাবতা বিভাজনৰ বহুলক নির্ণয় কৰা :

4

Calculate mode for the following data :

ওজন : 0-10 10-20 20-30 30-40 40-50

Weight

যুৱকৰ সংখ্যা : 10 14 19 17 13

No. of Youths

- (ii) তলত দিয়া তথ্যৰ পৰা চতুর্থক বিচলনৰ মান নির্ণয় কৰা :

5

Calculate quartile deviation for the following data :

মজুবী (টকাত) : 160-170 170-180 180-190

Wages (₹)

কৰ্মীৰ সংখ্যা : 8 20 40

No. of Workers

মজুবী (টকাত) : 190-200 200-210 210-220

Wages (₹)

কৰ্মীৰ সংখ্যা : 18 10 4

No. of Workers

- (iii) তলত দিয়া তথ্যৰ পৰা প্ৰামাণিক বিচলনৰ মান নির্ণয় কৰা :

7

Calculate the value of standard deviation from the following data :

শ্ৰেণী : 40-45 45-50 50-55 55-60 60-65 65-70

Class

বাবংবাবতা

Frequency

: 12 13 10 18 15 12

(14)

2. (a) (i) দুটা চলবাশির কোটির অন্তরফলের বর্গের সমষ্টি 231 আৰু কোটি-সহস্ৰান্ধৰ গুণাংক -0.4 হ'লে বাশিৰ সংখ্যা কেইজোৱ ?

4

In a bivariate data, the sum of squares of differences between the ranks of observations is 231 and the rank correlation coefficient is -0.4 . Find the number of pairs of items.

- (ii) দুটা চলবাশি x আৰু y ৰ $r = 0.60$, x আৰু y ৰ প্ৰসৰণ ক্ৰমাত 2.25 আৰু 4.0 , $\bar{x} = 10$, $\bar{y} = 20$ হ'লে x ৰ সাপেক্ষে y ৰ সমাশ্রয়ণৰ সমীকৰণ কি হ'ব ?

5

For a bivariate data of x and y , $r = 0.60$ and the variances of x and y are 2.25 and 4.0 respectively, $\bar{x} = 10$, $\bar{y} = 20$. What will be the regression equation of y on x ?

- (iii) তলত দিয়া তথ্যৰ পৰা সহস্রান্ধৰ সহগৰ মান নিৰ্ণয় কৰা :

7

Calculate the coefficient of correlation from the data given below :

$$\Sigma x = 56, \Sigma y = 40, \Sigma x^2 = 524, \\ \Sigma y^2 = 256, \Sigma xy = 364$$

আৰু (and) $N = 8$.

(15)

নাইবা / Or

- (b) (i) সমাশ্রয়ণৰ সমীকৰণ দুটা $x+2y=5$ আৰু
 $2x+y-8=0$ হ'লে \bar{x} আৰু \bar{y} ৰ মান কি
হ'ব ?

4

If the two regression equations are
 $x+2y=5$ and $2x+y-8=0$, what
will be the value of \bar{x} and \bar{y} ?

- (ii) তলত দিয়া তথ্যৰ পৰা সহসম্বন্ধ গুণাংকৰ মান
নিৰ্ণয় কৰা :

5

Find the value of coefficient of
correlation from the following data :

$$\bar{x} = 90, \bar{y} = 70, N = 10, \sum x^2 = 6360$$

$$\sum y^2 = 2860, \sum xy = 3900$$

- (iii) তলত দিয়া তথ্যৰ পৰা সমাশ্রয়ণৰ সমীকৰণ দুটা
উলিওৱা :

7

Find the two regression equations
from the data given below :

$$n = 20, \sum x = 80, \sum y = 40, \sum x^2 = 1680$$

$$\sum y^2 = 320, \sum xy = 48$$

3. (a) (i) সূচকাংকৰ সীমাবদ্ধতাৰ বিষয়ে এটি চমু টোকা
লিখা ।

4

Write a short note on the
limitations of index numbers.

(16)

(ii) লাচপিয়ের সূত্র প্রয়োগ করি তলত দিয়া তথ্য পৰা
পৰিমাণ সূচকাংক নিৰ্ণয় কৰা :

5

Using Laspeyres' formula, calculate
quantity index number from the
data given below :

সামগ্ৰী <i>Items</i>	ভিত্তি বছৰ <i>Base Year</i>		চলিত বছৰ <i>Current Year</i>	
	মূল্য <i>Price</i>	পৰিমাণ <i>Quantity</i>	মূল্য <i>Price</i>	পৰিমাণ <i>Quantity</i>
	A 15	50	20	56
B	13	100	26	90
C	14	60	30	50
D	21	30	20	40
E	17	40	35	50

(iii) তলত দিয়া তথ্য পৰা ফিচাৰৰ মূল্য সূচকাংক
নিৰ্ণয় কৰা :

7

Calculate Fisher's price index
number from the following data :

সামগ্ৰী <i>Items</i>	ভিত্তি বছৰ <i>Base Year</i>		চলিত বছৰ <i>Current Year</i>	
	মূল্য <i>Price</i>	পৰিমাণ <i>Quantity</i>	মূল্য <i>Price</i>	পৰিমাণ <i>Quantity</i>
	A 14	10	26	10
B	14	16	26	15
C	15	20	30	10

(17)

নাইবা / Or

(b) (i) সূচকাংকের প্রধান বৈশিষ্ট্যবিলাক কি কি ?

4

What are the chief features of index numbers?

(ii) তলত দিয়া তথ্যের পৰা পাচীৰ সূত্র প্ৰয়োগ কৰি
মূল্য সূচকাংক নিৰ্ণয় কৰা :

5

Calculate Paasche's price index number from the data given below :

সামগ্ৰী Items	ভিত্তি বছৰ Base Year		চলিত বছৰ Current Year	
	মূল্য Price	পৰিমাণ Quantity	মূল্য Price	পৰিমাণ Quantity
A	15	5	25	15
B	13	10	20	20
C	14	6	20	12
D	21	3	25	6
E	17	4	20	8

(iii) তলত দিয়া তথ্যের পৰা ফিচাৰৰ মূল্য সূচকাংক
নিৰ্ণয় কৰা :

7

Calculate Fisher's price index number from the following data :

সামগ্ৰী Items	ভিত্তি বছৰ Base Year		চলিত বছৰ Current Year	
	মূল্য Price	পৰিমাণ Quantity	মূল্য Price	পৰিমাণ Quantity
A	10	10	12	8
B	8	12	8	13
C	12	12	15	8
D	20	15	25	10
E	5	8	8	8
F	2	10	4	10

4. (a) (i) কাল শ্রেণীত বৈশিক পদ্ধতির জবিয়তে প্রবন্ধনা
নির্ণয়ের বিষয়ে এটি চমু টোকা শিখ। 4

Write a short note on graphic
method of measuring trend in a
time series.

(ii) চলন্ত গড় প্রণালীবে প্রবন্ধনাব মান নির্ণয়ে
অসুবিধাবিলাক্ষণ আলোচনা কৰা। 5

Discuss the disadvantages of
moving averages method of
calculating trend values.

(iii) তলত দিয়া তথ্যৰ পৰা ক্ষুদ্রতম বৰ্গ প্রণালীৰ
জবিয়তে প্রবন্ধনাব মানবিলাক নির্ণয় কৰা : 7

Find the trend values by using least
squares method from the data given
below :

বছৰ <i>Year</i>	: 2010 2011 2012 2013 2014 2015 2016
লাভ <i>Profit</i>	: 20 21 23 22 24 27 26

নাইবা / Or

(b) (i) কাল শ্রেণীৰ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে
আলোচনা কৰা। 4

Discuss about the uses of studying
time series.

(19)

(ii) তলত দিয়া তথ্যৰ পৰা 3-বছৰীয়া চলন্ত গড় প্ৰণালীৰে প্ৰণতাৰ মানবিলাক নিৰ্ণয় কৰা : 5

Find the trend values by using 3-yearly moving averages from the following data :

বছৰ <i>Year</i>	:	1	2	3	4	5	6	7	8	9	10
উৎপাদন <i>Production</i>	:	22	24	20	30	45	50	60	65	70	65

(iii) ক্ষুদ্রতম বৰ্গ প্ৰণালীৰ জৰিয়তে তলত দিয়া তথ্যৰ পৰা প্ৰণতাৰ মানবিলাক নিৰ্ণয় কৰা : 7

Using least squares method, find the trend values for the following data :

বছৰ <i>Year</i>	:	2005	2006	2007	2008	2009	2010	2011
মান <i>Value</i>	:	101	107	113	121	136	148	150

5. (a) (i) এটা ভাল পূৰ্বাভাসৰ পদ্ধতিৰ থাকিবলগীয়া বৈশিষ্ট্যবিলাকৰ আলোচনা কৰা। 7

Discuss the features of a good method of forecasting.

(ii) চাহিদা পূৰ্বাভাসৰ বিষয়ে এটি চমু টোকা লিখা। 9

Write a short note on demand forecasting.

(20)

নাইবা / Or

(b) (i) পূর্বাভাস সীমাবদ্ধতার বিষয়ে আলোচনা করা। 7

Discuss about the limitations of forecasting.

(ii) পূর্বাভাস পদ্ধতির বিভিন্ন সোপানবিলাক্ষণ আলোচনা করা। 9

Discuss the various steps in the process of forecasting.

★ ★ ★